

2026

Economics (Core)

Paper Code : EC-CE-6314

Paper Name : Banking and Financial System

Time : 3 hours

Full Marks : 70

*The figures in the margin indicate full marks for the questions
Answer either in English or in Assamese.*

1. Answer the following questions : 1×10=10

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

a) Define Commercial Bank.

বাণিজ্যিক বেংকৰ সংজ্ঞা দিয়া ।

b) In which year central bank of India was established ?

ভাৰতৰ কেন্দ্ৰীয় বেংক কেতিয়া স্থাপিত হৈছিল ?

c) Define repo rate.

পুনঃক্ৰয় চুক্তিৰ হাৰৰ সংজ্ঞা লিখা ।

d) What is meant by port-folio management ?

বিনিয়োগ সমষ্টিৰ ব্যৱস্থাপনা বুলিলে কি বুজায় ?

e) Write the full form of "SENSEX".

"SENSEX" ৰ পূৰ্ণ ৰূপ লিখা ।

f) What is debenture ?

ঋণস্বীকাৰ পত্ৰ কি ?

g) Define a treasury bill.

স্বল্পম্যাদী ঋণ দলিলৰ সংজ্ঞা লিখা ।

h) What is cash reserve ratio ?

আমানত সংৰক্ষণ অনুপাত কি ?

i) What is a derivative market ?

উদ্ভূত বজাৰ কি ?

j) What are non-bank financial intermediaries ?

অনা-বেংক আৰ্থিক মধ্যস্থতাকাৰী সমূহ কি ?

2. Answer the following questions :

2×5=10

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

a) Why central bank is called the lender of last resort ?

কেন্দ্ৰীয় বেংকক শেষ পৰ্য্যায়ৰ ঋনদাতা বুলি কিয় কোৱা হয় ?

b) Write two limitations of commercial banks.

বাণিজ্যিক বেংকৰ দুটা সীমাবদ্ধতা লিখা ।

c) Distinguish between shares and mutual funds.

অংশীদাৰী আৰু মিউচুয়াল ফান্ডৰ পাৰ্থক্য লিখা ।

d) Define a liquidity trap.

তাৰল্য ফান্ডৰ সংজ্ঞা লিখা ।

e) Mention two compounds of capital market.

মূলধন বজাৰৰ দুটা অংশ উল্লেখ কৰা ।

3. Answer *any four* questions of the following :

5×4=20

তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা :

a) Write a note on open market operations as a measure of credit control.

ঋন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মুক্ত বজাৰ ক্ৰিয়া পদ্ধতিৰ সম্পৰ্কে চমুটোকা লিখা ।

b) Explain the organisation of Indian money market.

ভাৰতৰ মুদ্রা বজাৰ প্ৰতিষ্ঠান সম্পৰ্কে আলোচনা কৰা ।

c) Explain the structure of capital market in Indian Economy.

ভাৰতীয় অৰ্থনীতিত মূলধন বজাৰৰ গাঠনি সম্পৰ্কে আলোচনা কৰা ।

d) Explain the sources of interest rate differentials.

সুতৰ হাৰ বৈষম্যৰ উৎস সমূহ আলোচনা কৰা ।

e) What is non-performing asset ? Explain the factors responsible for NPAs.

1+4=5

অকাৰ্যকৰ সম্পদ কি ? অকাৰ্যকৰ সম্পদৰ মূল কাৰণসমূহ আলোচনা কৰা ।

f) Write a short note on the balance sheet of a commercial bank.

বাণিজ্যিক বেংক এটাৰ স্থিতিপত্ৰ (বেলেঞ্চ চিট) ৰ ওপৰত এটা চমুটোকা লিখা ।

4. Answer *any three* of the following questions :

10×3=30

তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া :

a) Explain the process of credit creation of commercial banks with limitations.

10

বাণিজ্যিক বেংকৰ ঋণ সৃষ্টি পদ্ধতিটো সীমাবদ্ধতাৰে সৈতে আলোচনা কৰা ।

b) Explain the objectives of credit control by central banks.

Discuss the selection credit control measures usually used by central bank.

4+6=10

কেন্দ্ৰীয় বেংকৰ ঋণ নিয়ন্ত্ৰণৰ উদ্দেশ্য সমূহ ব্যাখ্যা কৰা । কেন্দ্ৰীয় বেংকৰ বাঁচনিমূলক ঋণ নিয়ন্ত্ৰণ ব্যৱস্থা সমূহ আলোচনা কৰা ।

c) Critically explain the role and functions of Indian capital market.

10

ভাৰতীয় মূলধন বজাৰৰ ভূমিকা আৰু কাৰ্যাৱলীৰ সমালোচনামূলক ব্যাখ্যা আগবঢ়োৱা ।

d) What is the modern approach theory of interest rate determination ? Explain how rate of interest is determined through this approach.

2+8=10

সুতৰ হাৰ নিৰ্ধাৰনৰ আধুনিক তত্ত্বটো কি ? আধুনিক তত্ত্ব অনুসৰি সুতৰ হাৰ কেনেদৰে নিৰ্ধাৰন কৰিব পাৰি আলোচনা কৰা ।

- e) Discuss banking sector reforms in India since 1991. 10

১৯৯১ চনৰ পৰা ভাৰতৰ বেংক ব্যৱস্থাৰ সংস্কাৰ সম্পৰ্কে আলোচনা কৰা।

- f) Explain the drawbacks of Indian money market. What strategies will you suggest for improvement in Indian money market ? 5+5=10

ভাৰতীয় মুদ্রা বজাৰৰ আসোঁৱাহ বোৰ ব্যাখ্যা কৰা। এই আসোঁৱাহ সমূহ দূৰ কৰিবলৈ তুমি কি ব্যৱস্থা হাতত লবা ?

